



Department: WELFARE OF PLAIN TRIBE & BACKWARD CLASSES

APPLICATION FOR CASTE CERTIFICATE
(জাতিৰ প্ৰমাণ পত্ৰ বাবে আবেদন)

(*Marked Fields are mandatory)

(*চিহ্নযুক্ত তথ্যবোৰ
ঋণাত্মক)

Application ForSC.....

Applicant's Details

*Applicant's Name (আবেদনকাৰীৰ নাম)

*Mobile Number (দূৰভাষা নং)

*Age (বয়স)

*Religion (ধৰ্ম)

Sub Caste (উপজাতি)

Bansphor
Bhuinmali,Mali
Btittial Bania,Bania
Dugla,Dholi
Hira
Jalkeot
Jhalo,Malo Jhalo-Malo
Kaibartta,Jaliya
Lalbegi
Mahara
Mehtar ,Bhangi
Muchi, Rishi
Namasudra
Patni
Sutradhar
hupi,Dhobi

*Father's Name (পিতৃ নাম)

*Mother's Name (মাতৃ নাম)

Spouse Name(পতি/পত্নীৰ নাম)

FatherOrAncestralAddress

Name(Father or Ancestor)
(পিতৃ অথবা পূর্বপুরুষৰ নাম)

Relation * (সম্পর্ক)

Address Line 1(Father or Ancestor)
(ঠিকনাৰ প্ৰথম শাৰী (পিতৃ অথবা পূর্বপুরুষৰ))

Address Line 2(Father or Ancestor)
(ঠিকনাৰ দ্বিতীয় শাৰী (পিতৃ অথবা পূর্বপুরুষৰ))

State(Father or Ancestor) *
(ৰাজ্য (পিতৃ অথবা পূর্বপুরুষৰ))

District(Father or Ancestor) *
(জিলা (পিতৃ অথবা পূর্বপুরুষৰ))

Subdivision(Father or Ancestor) *
(মহকুমা (পিতৃ অথবা পূর্বপুরুষৰ))

Circle Office(Father or Ancestor) *
(চক্ৰ (পিতৃ অথবা পূর্বপুরুষৰ))

Mouza(Father or Ancestor) *
(মৌজা (পিতৃ অথবা পূর্বপুরুষৰ))

Village(Father or Ancestor) *
(গাঁও (পিতৃ অথবা পূর্বপুরুষৰ))

Police Station(Father or Ancestor) *
(থানা (পিতৃ অথবা পূর্বপুরুষৰ))

Post Office (Father or Ancestor) *
(ডাকঘৰ (পিতৃ অথবা পূর্বপুরুষৰ))

Pincode(Father or Ancestor)*
(পিন (পিতৃ অথবা পূৰ্বপুৰুষৰ))

Sub Caste of ancestors as per *
NRC 1951 or Caste census of
1961 & 1971

(ৰাষ্ট্ৰীয় নাগৰীক পঞ্জী ১৯৫১ অথবা জাতি লোকপিয়ল ১৯৬১ আৰু ১৯৭১ অনুসৰি পিতৃ
অথবা পূৰ্বপুৰুষৰ উপজাতি)

Permanent Address (স্থায়ী ঠিকনা)

Address line 1 (ঠিকনাৰ প্ৰথম শাৰী)

Address line 2(ঠিকনাৰ দ্বিতীয় শাৰী)

*State (ৰাজ্য)

*District(জিলা)

*Sub-Division(মহকুমা)

*Revenue Circle(চক্ৰ)

*Mouza(মোজা)

*Village/Town(গাঁও/টাউন)

*Police Station(থানা)

*Post Office(ডাকঘৰ)

*Pin Code(পিন) (e.g 78xxxx)

Residential Address: Same as Permanent Address(স্থায়ী ঠিকনা সৈতে একে) Not Same(একে নহয়)

Address line 1 (ঠিকনাৰ প্ৰথম শাৰী)

Address line 2 (ঠিকনাৰ দ্বিতীয় শাৰী)

*State (ৰাজ্য)

*District(জিলা)

*Sub-Division(মহকুমা)

*Revenue Circle(ৰাজহ চক্ৰ)

*Mouza(মোজা)

*Village/Town(গাঁও/টাউন)

*Police Station(থানা).....

*Post Office(ডাকঘৰ)

*Pin Code(পিন) (e.g 78xxxx)

Other Details(অন্য বিৱৰণ)

*Occupation of Forefather (পূৰ্বপুৰুষ জীৱিকা)

*Is Father's/Mother's Name Present in the voter list?

(পিতৃ/মাতৃ ৰ নাম ভোটাৰৰ নথি ত আছে নেকি?)

* Purpose of obtaining certificate

(প্ৰমান পত্ৰ বিচৰাৰ কাৰণ)

Supporting Documents (সংলগ্ন নথি)

1. * Caste certificate of father or any supporting proof of caste/ Affidavit by the applicant or parent
2. * Report of Gaonburah in case of rural areas/Ward Commissioner in case of urban areas.(Recommendation of the Gaonburah / Ward Commissioner may be skipped if the parents of the applicant has already been issued SC Caste certificate)
3. * Permanent residence certificate or any other proof of residency
4. * Applicant's Photo
5. * Recommendation of President/Secretary of District President of Anuhushit Jati Parishad/Chairman of Scheduled Caste Development Board/President/Secretary of the Apex body of caste organizations authorized by Govt. as the case may be.
6. * Copy of Legacy data as per NRC 1951,Electoral role between 1966 & 1971.
7. Any other document (Voter List, Affidavit , etc.)
8. Upload Scanned Copy of the Application Form

Date:

Place:

Signature of the applicant

(আবেদনকাৰীৰ স্বাক্ষৰ)
